

## ক) ঔপনিবেশিকতাবাদ আৰু প্ৰামাণ্যল

ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতত শোচনীয় পৰাজয় বৰণ কৰাৰ পিছত আভাৰ বজাই (বাৰ্মা, বৰ্তমানৰ ম্যানমাৰ) অনিচ্ছুকভাৱে ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত ইয়াগুৰু সঞ্চি পত্ৰত চই কৰিবলৈ বাধ্য হ'ল। সঞ্চিৰ দ্বিতীয়টো চৰ্তমতে আভাৰ বজাই অসমৰ ওপৰত তেওঁৰ অধিকাৰ প্ৰত্যাহাৰ কৰাৰ লগতে ভৱিষ্যতে তাত কোনোখৰণৰ হস্তক্ষেপ নকৰে বুলি প্ৰতিশ্ৰূতি দিলৈ। মন কৰিবলগীয়া এয়ে যে চৰ্তটোত অসমৰ শাসনভাৱ ইষ্ট ইণ্ডিয়া কোম্পানীক গটাই দিয়া বুলি ক'তো উল্লেখ নাছিল। কিন্তু ব্ৰিটিছে চৰ্তটো অপপ্ৰয়োগ কৰি অসম আৰু ইয়াৰ তলতীয়া পাহাৰ আৰু তৈয়ামৰ ওচৰ-চুবুৰীয়া বাজ্যসমূহ কোম্পানীৰ বাজ্যৰ সৈতে চামিল কৰিবলৈ আবস্থা কৰিলৈ।

### নতুন শাসন ব্যৱস্থা

ব্ৰিটিছ শাসনৰ আৰম্ভণিত গুৱাহাটীত এজন কমিচনাৰক নিযুক্তি দি অসমখন বঙ্গ চৰকাৰৰ অধীনলৈ অনা হ'ল। প্ৰথমজন কমিচনাৰক আছিল ডেভিড স্কট (১৮২৬-১৮৩১)। ১৮৫০ চনত কমিচনাৰক শাসনকাৰ্যত সহায় কৰিবৰ কাৰণে ১৮৭১ চনত বঙ্গদেশৰ লেফটেনেণ্ট জেনেৰেলে চাৰ জৰ্জ কেম্পাবেলে অসমীয়া ভাষাক পুনৰুদ্ধাৰ কৰি কট-কাছাৰীত চৰকাৰী ভাষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰিলৈ। চিলেটক অসমৰ লগত অন্তৰ্ভুক্ত কৰি ১৮৭৪ চনত অসম প্ৰদেশ গঠন কৰিলৈ। এনেদৰে সকলো পাহাৰীয়া অঞ্চলকো এখনৰ পিছত এখনকৈ অসমৰ লগতে একত্ৰিত কৰি ব্ৰিটিছ শাসনত চামিল কৰিলৈ।

১৭১৯ খ্ৰীষ্টাব্দত স্বৰ্গদেউ গৌৰীনাথ সিংহৰ অনুৰোধক্ৰমে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কেণ্টেইন ৱেলচক অসমলৈ মোৱাৰীয়া বিদ্ৰোহ দমন কৰিবৰ কেণ্টিয়াইছিল। কেণ্টেইনে কোম্পানীৰ নিৰ্দেশমতে দেশখনলৈ শাস্তি ঘূৰাই আনিবলৈ সক্ষম হয় কিন্তু আহোম বজাৰ লগত এখন বাণিজ্যিক চুক্তি কৰিবলৈ নাপাহাৰিলৈ। তেতিয়াৰে পৰা ব্ৰিটিছে অসমৰ লগত কানি আৰু নিমখৰ লোভনীয়া বেপাৰ কৰিবলৈ আশা পালি আছিল আৰু প্ৰতিবছৰে লাখ লাখ টন নিমখ অসমত বিক্ৰী কৰিব বুলি আশা কৰিছিল।

৩) সময় আগবঢ়াৰ লগে লগে অসমত শিল্প উদ্যোগ যেনে— চাহ, পেট্ৰোলিয়াম, কয়লা আদি গঢ়ি উঠিল। স্থানীয় মানুহবিলাক এই শিল্পউদ্যোগৰ পৰা লাভৱান হৈছিল বুলি তুমি ভাবানে?

১৮৭৩ চনত অন্তৰ্ভী সীমা নিয়ন্ত্ৰণ আইন (The Innerline Regulation Act. of 1873) বলৱৎ কৰিলৈ। এই আইন অনুসৰি ব্ৰিটিছ ৰাজ্যত বাস কৰা তৈয়ামৰ অসমৰ লোকসকলে ডেপুটি কমিচনাৰক দিয়া অনুমতি পত্ৰ নোলোৱাকৈ পাহাৰীয়া অঞ্চলত ব্ৰিটিছে বাঞ্ছি দিয়া সীমাৰেখা পাৰ হ'ব নোৱাৰা হ'ল।

তুমি এই আইনখনৰ আঁৰত থকা মনোভাৱক কি বুলি আখ্যা দিবা?

### গ্রামাঞ্চলত প্রভাৱ

ব্ৰিটিছসকল অসমলৈ অহাৰ সময়ত কৃষিয়েই স্থানীয় মানুহৰ মূল জীৱিকা আছিল। বেছিভাগ লোকেই গাঁৱত বাস কৰিছিল। নতুন উপনিবেশকতাবাদে তেওঁলোকক কেনেদৰে প্ৰভাৱাত্তি কৰিছিল, সেই বিষয়ে জনাটো বিশেষ আৱশ্যক। ব্ৰিটিছ চৰকাৰে প্ৰৱৰ্তন কৰা মাটিৰ নতুন খাজনা ব্যৱস্থাই পাইক আৰু খেল প্ৰথাত চলি অহা জনসাধাৰণক বাৰকৈয়ে বিপাঞ্চত পেলালৈ। এতিয়া তেওঁলোকে টকাৰে খাজনা পৰিশোধ কৰিব লগা হ'ল। পাইক প্ৰথাত অভ্যন্ত হৈ পৰা মানুহখনিয়ে টকাৰ লেন-দেন কাৰ্যত অসুবিধা পালে আৰু বছৰি দুটকা হাৰত মাটিৰ খাজনা গোটোওৱাটো তেওঁলোকৰ কাৰণে কঠিন হৈ পৰিল। উপনিৱেশবাদী চৰকাৰে আগৰ সকলো কৰবিহীন মাটিত (Nishkar) কৰ বহুৱালে আৰু মন্দিৰ আৰু দেৱালয়সমূহে আগেয়ে আগোম বজাৰ পৰা উপভোগ কৰি থকা সকলো অনুদান বন্ধ কৰি দিলৈ। ফলত সৰ্বসাধাৰণে ব্ৰিটিছৰ নতুন পৰিৱৰ্তিত অৰ্থনীতি আৰু বাণিজ্যিক ব্যৱস্থাৰ লগত নিজকে খাপ খুৱাই ল'ব নোৱাৰিলে। সন্তোষীয়া দৰত বিভিন্ন প্ৰকাৰৰ বিদেশী বস্তুৰ বজাৰ উভৈন্দৰী হৈ পৰাত গ্ৰামাঞ্চলৰ কুটীৰ শিল্পজাত সামগ্ৰী বৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হ'ল। সৰ্বসাধাৰণ বাইজৰ অৱস্থা শোচনীয় হৈ পৰিল, তেওঁলোক ধাৰত পোত যোৱা অৱস্থা হ'ল। অসমৰ গাঁওবিলাকৰ চুকে-কোণে মহাজন আৰু টকা ধাৰে দিয়া লোকসকল সোমাই গৈ মানুহৰ দুখ-দুর্দশা দুগুণে বঢ়াই তুলিলৈ।

ইতিমধ্যে চাহবাগিচা (চাহ উদ্যোগ) আৰু মাটিৰ তলৰ পৰা খনিজ সম্পদ আহাৰণে অসমৰ পৰিৱেশ একেবাৰেই সলনি কৰিলে, সৰু সৰু নগৰবোৰ গঢ়ি উঠিল, আনকি গ্ৰাম্যাঞ্চলৰ মানুহৰ মনতো ব্যৱসায়িক মানসিকতাৰ সৃষ্টি হ'ল আৰু মানুহে আধুনিক জীৱনশৈলীক আঁকোৱালি লোৱাটো পৰিলক্ষিত হ'ল। কিন্তু পাহাৰতেই হওঁক বা ভৈয়ামতেই হওঁক পৰিস্থিতিয়ে বাধ্য নকৰোৱা পৰ্যন্ত স্থানীয় গ্ৰামাঞ্চলৰ মানুহে শ্ৰমিক হিচাপে বা ভাড়ালৈ কাম কৰিবলৈ প্ৰস্তুত নাছিল। সেইকাৰণে শ্ৰমিকৰ হাজিৰা বেছি আছিল। তথাপি স্থানীয় দুখীয়া গাঁওবাসীয়ে নিজৰ এলেকাৰ বাহিৰলৈ গৈ কাম কৰিবলৈ অনিচ্ছুক আছিল, যাৰ ফলত অসমৰ বাহিৰৰ পৰা শ্ৰমিক অনাটো জৰুৰী হৈ পৰিছিল।

### খ) বিদ্রোহ আৰু ৰাজ

ব্ৰিটিছ উপনিৱেশবাদী শাসনৰ প্ৰায় আৰম্ভণিৰে পৰা অসমৰ পাহাৰ আৰু ভৈয়ামত ব্ৰিটিছ বিৰোধী মনোভাবে গা কৰি উঠিছিল। ব্ৰিটিছৰ বিভক্তকৰণ আৰু শাসন নীতি (Divide and rule), অৰ্থনৈতিক শোষণ, স্বেচ্ছাচাৰী আৰু আকোৰগোজীয়া ডেকা ইংৰাজ বিষয়াসকলৰ সঘনে বদ্ধিত মাটিৰ খাজনা ইত্যাদি কাৰণবশতঃ ব্ৰিটিছ বিৰোধী বিদ্রোহে দেখা দিলে আৰু ইয়াৰে কেইটামান বিদ্রোহ ব্যাপকভাৱে সম্প্ৰসাৰিত হৈ পৰিছিল।

৩) মহাজন আৰু টকা ধাৰে দিয়া লোকসকলে  
জনসাধাৰণৰ দুখ-যন্ত্ৰণা কেনেদৰে বঢ়াইছিল?

DAILY ASSAM

ছবি ৩.১  
চাহ বাগিচা



### ক) ১৮২৮-৩০ চনের বিদ্রোহ

অসমত পোন প্রথম ব্রিটিছ বিরোধী বিদ্রোহ আৰম্ভ কৰা গোমধৰ কোৱৰ আহোম ৰাজপৰিয়ালৰ লোক আছিল। তেওঁক বহুতো সহযোগীয়ে উৎসাহ যোগাইছিল। তেওঁলোক হ'ল— ধনঞ্জয় বৰগোহাঁই, তেওঁৰ পুত্ৰ হৰনাথ আৰু হৰকান্ত, জীউৰাম দিহিঙ্গীয়া বৰুৱা, কান্দুৰা ডেকাফুকন, পিয়লি বৰফুকন আদি। যোৰহাটৰ উন্নৰ-পূব দিশত বছা নামে ঠাইত গোমধৰ কোৱৰক বজা পাতিবলৈ এখন আঁচনি প্ৰস্তুত কৰা হ'ল। কিন্তু উজনি অসমৰ পলিটিকেল এজেণ্ট কেপ্পেটেন নিউভিলে গোমধৰৰ বিদ্রোহটো দমন কৰি গোমধৰক বন্দী কৰিলে। পিছত ধনঞ্জয়, তেওঁৰ পুত্ৰক হৰনাথ আৰু অন্যান্যসকলে পুনৰ বিদ্রোহ কৰিছিল। খামটি, মটক, চিংফৌ, গাৰো আৰু নগাসকলে তেওঁলোকক সহায় আগবঢ়াব বুলি প্ৰতিশ্ৰূতি দিছিল। খাছী নেতা তিৰৎ সিঙ্গেও বিদ্রোহীসকলক সহায় কৰিবলৈ সন্মতি প্ৰকাশ কৰিছিল। কিন্তু বিদ্রোহৰ এই দ্বিতীয় কাৰ্যসূচী ব্ৰিটিছসকলে নিষ্পত্ত কৰিছিল।

১৮৩০ চনত আহোম ৰজা যোগেশ্বৰ সিংহৰ আঘৰীয় গদাধৰে (গোবৰ ৰজাৰ পুত্ৰক) ব্ৰিটিছৰ বিৰুদ্ধে এটা বিদ্রোহৰ যো-জা চলাইছিল, কিন্তু আগবঢ়োৰ দৰেই এই বিদ্রোহটোও বিফল হৈছিল।

### খ) পাহাৰত প্ৰতিবাদ আৰু বিদ্রোহ

উপনিৱেশবাদী শাসনত চামিল হৈ পৰা পাহাৰীয়া ৰাজ্যকেইখনতো ব্ৰিটিছ বিদ্বেষভাৱ প্ৰকাশ পাইছিল, যাৰ ফলত কিছুমান সৰু সৰু বিদ্রোহে খাছী, জয়ন্তীয়া, নগা পাহাৰ আদিত দেখা দিছিল। খাছী পাহাৰ নংখালৌৰ ৰজা তিৰৎ সিঙ্গে ব্ৰিটিছৰ বিৰুদ্ধে এটা সংগ্ৰাম চলাইছিল যদিও অৱশেষত ১৮৩৩ চনৰ ১৩ জানুৱাৰীত তেওঁ ব্ৰিটিছৰ ওচৰত আঞ্চলিক পৰ্মণ কৰাত এই বিদ্রোহৰ অন্ত পৰিষ্কৰণ। তেওঁক প্ৰথমতে গুৱাহাটী জেইলত বাছিছিল, পিছত ঢাকাৰ জেইললৈ লৈ গৈছিল আৰু তাতেই ১৮৩৪ চনৰ মাৰ্চ মাহত তিৰৎ সিঙ্গৰ মৃত্যু হৈছিল।

২৮ জন চিংফৌ গামৰ (মুখিয়াল) ভিতৰত ১৬জনে ১৮২৫ চনৰ মে' মাহত ব্ৰিটিছৰ অধীনতা মানি লৈছিল। বাকী থকা ১২ জন চিংফৌ মুখিয়ালে ব্ৰিটিছৰ প্ৰতি বিদ্বেষ মনোভাৱ পোষণ কৰিছিল। ১৮৫৯ চনত তেওঁলোকৰ কেইজনমান সহযোগীয়ে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্রোহ কৰিলে যদিও সফলতা লাভ কৰিব নোৱাৰিলে আৰু ব্ৰিটিছৰ অধীনতা মানিবলৈ বাধ্য হ'ল। লাহে লাহে এখন এখনকৈ ক্ৰমে গাৰো, মিজো আদি পাহাৰী ৰাজ্যবোৰ অধিগ্ৰহণ কৰি ব্ৰিটিছে নিজৰ লগত অন্তৰ্ভুক্ত কৰিছিল।

১৮৩৯ চনত খামটিসকলে ব্ৰিটিছৰ বিৰুদ্ধে আক্ৰমণ চলাই শদিয়াত এজন ব্ৰিটিছ পলিটিকেল এজেণ্টক হত্যা কৰিছিল। কিন্তু ১৮৪২ চনত শদিয়া আৰু মটক ৰাজ্যক ব্ৰিটিছ ৰাজ্যৰ লগত সন্নিৰিষ্ট কৰিলে। পিছত দুয়োখন ৰাজ্যক একেলগ কৰি লক্ষ্মীমপুৰ জিলাৰ লগত লগ লগাই দিছিল আৰু ইয়াৰ হেড কোৱাৰ্টাৰ আছিল ডিৱিগড়।

### পুৰন্দৰ সিংহৰ দুর্দশা

ডেভিদ স্কটৰ অনুমোদনক্ৰমে উজনি অসমত পুৰন্দৰ সিংহক ইষ্ট ইণ্ডিয়া কোম্পানীয়ে পুনৰ বজা পাতিছিল, কিন্তু ৰাজহ পৰিশোধ নকৰা বুলি অভিযোগ

৩ ‘পূৰ্বৰ খৰতকীয়াকৈ সংঘাটিত ব্ৰিটিছ বিৰোধী বিদ্রোহকেইটা বিফল হৈছিল। এই বিদ্রোহে জনসাধাৰণৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিব পৰা নাছিল, আনকি আহোমৰ সন্তোষ শ্ৰেণীৰ লোকসকলেও সমৰ্থন নকৰিছিল বা আঁতৰি আছিল’— তুমি এইবিলাকৰ বাহিৰে আন বেলেগ কাৰণ থকা বুলি ভাৰা নেকি?

আনি পিছত তেওঁক সিংহসনচ্যুত করিছিল। বিটিছে তেওঁলৈ পেঞ্চন আগবঢ়াইছিল যদিও পুরন্দৰ সিংহই ইয়াক প্রত্যাখান করিছিল।

## ১৮৫৭ চনৰ বিদ্রোহ

অসমতো ১৮৫৭ চনৰ বিখ্যাত চিপাহী বিদ্রোহৰ ছাঁ পৰিছিল আৰু এই বিদ্রোহৰ যি প্ৰস্তুতি চলিছিল তাৰ নায়ক আছিল মণিৰাম দেৱান। প্ৰথমতে তেওঁ বিটিছ-অনুৰাগী আছিল কিন্তু বিটিছৰ বৈশম্যমূলক নীতিৰ কাৰণে বিশেষকৈ আবাদীমাটি বণ্টনৰ ক্ষেত্ৰত ইংৰাজৰ ব্যৱসায়ীসকলৰ দৰে তেওঁক সুবিধা নিদিয়াৰ কাৰণে মণিৰাম দেৱানৰ বিটিছ বিদ্রোহী ভাৱ তীৰ হৈ উঠিল। যেতিয়া কলিকতা কৰ্টৰ ন্যায়ধীশ এ.জি. মফ্ট মিলে অসমত বিটিছৰ শাসনকাৰ্যৰ বুজ ল'বলৈ শিৰসাগৰলৈ আছিল তেতিয়া মণিৰাম দেৱানে তেওঁৰ ওচৰত এখন আৱেদন দাখিল কৰিছিল। আৱেদনখনত তেওঁ অন্যান্যবোৰ লগতে অসমত সু-শাসক প্ৰৱৰ্তনৰ ব্যৱস্থা কৰি পুৰন্দৰ সিংহৰ নাতি কন্দপৰ্শৰ সিংহক বজা পতাৰ বাবে আহান জনাইছিল। বিটিছে মণিৰামৰ অনুৰোধৰ প্ৰতি কোনো গুৰুত্ব দিয়াৰ আৱশ্যকবোধ নকৰিলে। ইতিমধ্যে মণিৰামে নিজৰ দাবীসমূহ পূৰণ কৰিবলৈ কোম্পানীক হেঁচা দিয়াৰ উদ্দেশ্য কলিকতালৈ গৈছিল, কিন্তু তাতো তেওঁৰ চেষ্টা অথলে গ'ল।

কলিকতাত থকা সময়তে মণিৰাম দেৱানে চিপাহী বিদ্রোহৰ কথা জানিব পাৰিলে আৰু অসমতো তেনে এটা বিদ্রোহ গঢ়ি তুলিবলৈ সিদ্ধান্ত ল'লে। কিন্তু অসমত থকা তেওঁৰ সহযোগীলৈ প্ৰেৰণ কৰা এখন চিঠি বিটিছৰ হাতত পৰিল আৰু লগে লগে মণিৰাম আৰু তেওঁৰ সহযোগীসকলক বিটিছে বন্দী কৰিলে।

বিটিছে অতি ক্ষীপ্ততাৰে বিদ্রোহ দমন কৰি, কন্দপৰ্শৰ সিংহক কলিকতাৰ জেললৈ নিৰ্বাসিত কৰিলে, মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক যোৰহাট জেলত ফঁচী দিলে। আত্মৰক্ষাৰ বাবে তেওঁলোকক আনকি এবাৰলৈও আপীল কৰিবলৈ সুবিধা দিয়া নহ'ল। বাহাদুৰ গাঁওবুঢ়া, শ্ৰেণি ফৰমুদ আলি আৰু দুতিৰাম বৰুৱাক আন্দামানলৈ নিৰ্বাসিত কৰা হ'ল। পৰৱৰ্তী কালত ১৮৫৭ চনৰ ‘মহাৰাণীৰ ঘোষণা’ পত্ৰ’ৰ চৰ্তমতে তেওঁলোকক কাৰাগাবৰ পৰা মুকলি কৰি দিয়া হৈছিল।

## কৃষক বিদ্রোহ

অভাৱনীয়ভাৱে বৰ্দ্ধিত মাটিৰ খাজনা আৰু নতুনকৈ আয়কৰ প্ৰৱৰ্তনে গ্ৰামাঞ্চলৰ লোকসকলৰ মনত অসন্তুষ্টিৰ সৃষ্টি কৰিছিল। ফলত ১৮৬১-১৮৯৪ চনৰ মাজত অসমত ভালেমান কৃষক আন্দোলনে গা কৰি উঠিছিল। প্ৰথমটো কৃষক বিদ্রোহ ১৮৬১ চনত নগাঁৱৰ ফুলগুৰিত সংঘটিত হৈছিল আৰু এই বিদ্রোহত এশতকৈও অধিক বিদ্রোহীয়ে বিটিছক প্রত্যাহান জনাইছিল।

অসমৰ চীফ কমিচনাৰ চাৰ উইলিয়াম ৱাৰ্ডে ১৮৯৩ খ্ৰীষ্টাব্দত শতকৰা ৭০-৮০ শতাংশ ভাগ কৰি বৃদ্ধি কৰিছিল। যেতিয়া প্ৰতিবেদন, প্ৰাৰ্থনা পত্ৰ আৰু দৰ্শাস্ত্ৰৰ পৰা একো ফল নাপালে তেতিয়া কামৰূপ আৰু দৰং জিলাৰ ক্ষোভিত বাইজে আইনখন নিজৰ হাতত তুলি লৈছিল। পথৰঘাট (দৰং জিলা), ৰঙিয়া, লাচিমা আদি ঠাইত আন্দোলনে হিংসাৰ কৃপ লৈছিল। চৰকাৰে অত্যন্ত কঠোৰ হাতেৰে এই বিদ্রোহৰোৰ দমন কৰিছিল। যেই কি নহওঁক, বিদ্রোহৰোৰ কিন্তু

## ৩ আলোচনা কৰা...

অসমত ১৮৫৭ চনৰ বিপ্ৰৱৰ প্ৰচেন্তী কেইজেনাম মনুহৰ হাততে আৰক্ষ হৈ থাকিল। আৰু সাধাৰণ মনুহৰ ইয়াত কোনো ভূমিকা নাইলৈ। বিদ্রোহটো বিফল হোৱাৰ এটটোৱেই একমাৰ কাৰণ দুমি ভূমি ভাৰা মেৰিহ সন্তুষ্যা আৰু আৰ কাৰণসমূহ ভূমি বিচাৰি উপনিষদো।

কন্দপৰ্শৰ সিংহ, পিয়লি বৰুৱা, দুতিৰাম বৰুৱা, মধুমল্লিক, বাহাদুৰ গাঁওবুঢ়া, শ্ৰেণি ফৰমুদ আলি, মৰঙীখোৱা গোহাঁই, মায়াৰাম নাজিৰ প্ৰমুখ্যে ভালেমান লোক মণিৰাম দেৱানৰ সহযোগী আছিল।

গোলাঘাট, যোৰহাট, দিঙুগড়, গুৱাহাটী আৰু গোৱালপাবাৰ বহতো চিপাহীয়ে বিদ্রোহৰ প্ৰতি কৰা আহানৰ প্ৰতি সঁহাৰি জনাইছিল... কিন্তু বিদ্রোহ আৰক্ষ হ'বলৈ নৌপাওঁতে কলিতেই বিটিছে ইয়াক নিৰ্মূল কৰিলে।

DAILY ASSAM

অথলে যোৱা নাছিল। অৱশ্যে চৰকাৰে গ্ৰহণ কৰা বৰ্বৰ দমন নীতিয়ে সমগ্ৰ ভাৰততে অসমোষ আলোড়নৰ সৃষ্টি কৰিছিল। এই বিদ্ৰোহসমূহত চৰকাৰে লোৱা কঠোৰ দমন নীতিৰ বিষয়ে ৰাসবিহাৰী ঘোষে ইম্পৰিয়েল বিধায়ীনী সভাৰ মজিয়াত চৰকাৰক প্ৰশংসন কৰিছিল আৰু চৰকাৰে সেই প্ৰশংসন সঠিক উত্তৰ দিব পৰা নাছিল। সমসাময়িক ভালেমান ভাৰতীয় আগশাৰীৰ বাতৰিকাকত, যেনে ইণ্ডিয়ান নেশ্যান (Indian Nation), অমৃত বাজাৰ পত্ৰিকা (Amrit Bazar Patrika)ই মন্তব্য আগবঢ়াইছিল যে গ্ৰামাঞ্চলৰ লোকসকলৰ অন্তৰ দুখখিনি ‘আৱেগিক নহয় বাস্তৱ’।

ইমানবিলাক বিদ্ৰোহৰ পিছতো চৰকাৰে খাজনা বৃদ্ধি কাৰ্য বন্ধ নকৰিলে, কিন্তু অৱশ্যেত বাইজৰ দীঘদিনীয়া অসমন্তষ্টিয়ে ব্ৰিটিছক কিছু পৰিমাণে কোমল হ'বলৈ বাধ্য কৰিলে আৰু চৰকাৰে বাজহ কৰ কিছু পৰিমাণে হাস কৰিব বুলি প্ৰতিশ্ৰূতি দিলৈ।

ব্ৰিটিছৰ বিৰুদ্ধে সংঘটিত বিদ্ৰোহৰ নেতৃত্ব দিছিল ‘ৰাইজমেল’সমূহে। গাঁৱৰ প্ৰভাৰশালী মুখিয়াল লোকসকলে ৰাইজমেলত নেতৃত্ব দিছিল। ই আছিল এক গণ সংগঠন আৰু কৃষকসকলৰ জনপ্ৰিয় অনুষ্ঠান। ইয়াত ৰাইজে তেওঁলোকৰ মতামত মুকলিমনে ব্যক্ত কৰিব পাৰিছিল আৰু তেওঁলোকৰ আৰ্থ-সামাজিক বিষয়ত ভাগ কৰা দুখ-দুগতি প্ৰকাশ কৰিছিল।

### গ) উপনিৰেশ নগৰ

#### নগৰীকৰণ, আঁচনি আৰু স্থাপত্য


ব্ৰিটিছ শাসনৰ আৰম্ভণীত অসমত নগৰ আৰু স্থানীয় এলেকাৰ মাজত অতি কম পাৰ্থক্য দেখা গৈছিল। সেই সময়ত গুৱাহাটী, ডিগ্ৰগড় আৰু তেজপুৰ অধিক বিকশিত হোৱাৰ কাৰণে চৰ্তুদিশৰ অঞ্চলসমূহক সামৰি লৈ ইয়াত পুলিচ চকী স্থাপন কৰা হৈছিল।

ব্ৰিটিছসকলে এই ঠাইসমূহক অস্বাস্থ্যকৰ আৰু অপৰিস্কাৰ বুলি গণ্য কৰিছিল। ১৮০৮ চনত হেমিল্টনৰ দৃষ্টিত গুৱাহাটী এখন বৰ অনুন্ত ঠাই আছিল আৰু এম'কচে (M'cosh)ও গুৱাহাটী আটাইতকৈ অস্বাস্থ্যকৰ আস্থান বুলি কৈছিল। তথাপি গুৱাহাটী অসমৰ মধ্যম স্থানত অৱস্থিত কাৰণে ব্ৰিটিছে ইয়াত মুখ্য কাৰ্যালয় স্থাপনৰ আৰশ্যকতা অনুভৱ কৰিছিল।

১৮৫০ চনৰ মিউনিচিপাল এষ্ট ২৬ (Municipal Act XXVI of 1850) গুৱাহাটীলৈকে সম্প্ৰসাৰিত কৰা হৈছিল। চৰকাৰে গুৱাহাটীখনৰ নিৰ্মাণ মেৰামতি, নলা-নৰ্দমাৰিলাক পৰিস্কাৰকৰণ, ৰাজহৰা পথবোৰত পোহৰৰ ব্যৱস্থা ইত্যাদি উন্নয়নৰ কামৰ বাবে এককালীন সাহাৰ্য হিচাপে চাৰি হাজাৰ টকা মঞ্চুৰ কৰিছিল। কিন্তু টকাখিনি এই সকলোখিনি আঁচনি সম্পূৰ্ণ কৰিবলৈ যথেষ্ট নাছিল।

১৮৩৮ চনলৈকে অসমৰ ৰাজধানী হিচাপে থকা যোৰহাট, দিখৌ নদীৰ পাৰৰ গৌৰৰ উজ্জ্বল নগৰ শিৱসাগৰ, গোলাঘাট, তেজপুৰ আদিৰ ১৯ শতকাৰ দ্বিতীয় ভাগলৈকে কিছু অংশহে নগৰীকৰণ হৈছিল। ১৮২৯ চনত চৰাপুঞ্জীত এটা আস্থান স্থাপনৰ পিছৰে পৰা পাহাৰী অঞ্চলত নগৰীকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। ১৮৬০ চনত ব্ৰিটিছসকলে চিলংখন ইউৱোপীয়ানসকলৰ বসতি স্থাপনৰ বাবে উপযুক্ত ঠাই হিচাপে





নির্বাচন করিছিল। লাহে লাহে অসমত নগৰীকৰণ বৃদ্ধি পাবলৈ ধৰিলৈ আৰু নতুন পৰিকল্পনা আৰু অট্টালিকা নিৰ্মাণ কাৰ্যৰ জৰিয়তে আধুনীক অসম গঢ় লৈ উঠা দৃষ্টিগোচৰ হ'ল।

নগৰবিলাকত মিউনিচিপাল আৰু লোকেল বৰ্ড গঠন হৈছিল। ৰাস্তা নিৰ্মাণ, জল আৰু স্থল ভাগৰ মাজত যোগাযোগ স্থাপন, ডাকঘৰ নিৰ্মাণ, টেলিপ্ৰাফ আৰু টেলিফোন ব্যৱস্থা ইত্যাদি নতুন নতুন ব্যৱস্থাৰ প্ৰৱৰ্তন হৈছিল। উন্নত আৰু আধুনীক নিৰ্মাণ শৈলীৰ ৰাজহৰা আৰু আৱাসগৃহ নিৰ্মিত হৈছিল। ১৮৭৫ চনৰ ভিতৰত চিলঙ্গত ছীফ্ কমিচনাৰৰ বাসগৃহ, ডাকঘৰ, ছপাশাল ইত্যাদিৰ নিৰ্মাণ সম্পূৰ্ণ হ'ল।

জনসংখ্যাৰ পৰিসংখ্যা লক্ষ্য কৰিলৈ নগৰসমূহত ক্ৰমান্বয়ে বৰ্দ্ধিত জনসংখ্যাৰ হাৰ দেখিবলৈ পোৱা যায়। ডিঙ্গড় নগৰৰ জনসংখ্যা ১৮৭২ চনত ২৭৭৪জন আছিল আৰু ই বাঢ়ি গৈ ১৯০১ চনত ১১,২২৭জন হৈছিলগৈ। ঠিক তেনদেৰে


ছবি ৩.৩  
নোকায়াটী

শিলচৰ, চিলেট আৰু চিলঙ্গত সহজে জুই নলগা ঘৰৰ ছালেৰে (roof) কাছাৰীঘৰ নিৰ্মাণ কৰা হৈছিল। কিন্তু গোৱালপাৰা, গুৱাহাটী, তেজপুৰ আৰু নগাঁওৰ কাছাৰীঘৰ ১৮৭৪-৭৫ চনলৈকে খেৰৰ দ্বাৰা নিৰ্মিত আছিল। সি যি কি নহওঁক, তথ্যপাতি বখা অফিচ আৰু কোষাগাৰ সকলোবোৰ জিলাতে কাছাৰীৰ ওচৰত বেলেগে স্থায়ীভাৱে নিৰ্মাণ কৰা হৈছিল। গুৱাহাটীৰ বিচাৰালয় খেৰীঘৰ আছিল। কমিচনাৰৰ খেৰী ঘৰৰ কাৰ্যালয়টোৱে এটা অংশ আৱৰ্ত ভৱনলৈ পৰিৱৰ্তিত কৰা হৈছিল... গোৱালপাৰাৰ বাহিৰে ১৮৭৫ চনত শিলচৰ, ডিঙ্গড়, শিৰসাগৰ, নগাঁও, তেজপুৰ আৰু চেৰাপুঞ্জীত আৱৰ্ত ভৱন নিৰ্মাণ কৰা হৈছিল।

(From AR-1874-75)

এই নগরসমূহৰ মাজৰ যিকোনো এখন  
নগৰৰ জনসংখ্যা বৃদ্ধি হোৱাৰ কাৰণ অনুমান  
কৰা।

କୋନବିଧ ଘର ତୁମି ବାସୋପଯୋଗୀ ବୁଲି  
ପଛଦ କରିବା ? ଏଟା ଖେରୀ ଘର ନେ ବହୁ ମହଳାୟୁକ୍ତ  
ଏଟା ଆବାସଗୃହ ତଥା ‘ଫ୍ଲେଟ’ ?



## ছবি ৩.৪ মহাআ' গান্ধী



## ছবি ৩.৫ চন্দ্রপ্রভা শহীকিয়ালী

চিলঙ্গের জনসংখ্যা ১৮৮১ চনত ৩৭৩৭ জনৰ পৰা ১৯০১ চনত ৮৩৪৪জনলৈ  
বৃদ্ধি পাইছিল। সি যি কি নহওঁক, গুৱাহাটী, বৰপেটা আৰু ডিব্ৰুগড় আদি নগৰত  
জনসংখ্যাৰ বৰ্দ্ধিত হ'ব মুঠ জনসংখ্যাৰ শতকৰা ১.৮ ভাগ বৃদ্ধি হোৱাটো পৰিলক্ষিত  
হৈছিল। সময়ৰ অগ্রগতিত নগৰবিলাকত চিকিৎসালয়, শিক্ষানুষ্ঠান, পুথিভঁড়াল,  
খেল যাদুঘৰ আৰু অন্যান্য বাজুহৰা অনুষ্ঠানসমূহ গঢ় লৈ উঠিল। নগৰবিলাকত খেল  
আৰু ৰং-ধেমালি, আমোদ-প্ৰমোদৰ ভিন ভিন ব্যৱস্থাৰ সংযোজনে নগৰীয়া জীৱন  
উন্নাসিত কৰি তুলিলৈ। ১৯ শতকাৰা দ্বিতীয়াৰ্দ্দিত অপৰ্যাপ্ত পুঁজি অনুমোদন  
আৰু নিৰ্মাণ সামগ্ৰীৰ লগতে বাজমিস্ট্ৰীৰ অপৰ্যাপ্ত যোগানে গুৱাহাটীত ইটাৰে  
পকী বাজুহৰা ঘৰ নিৰ্মাণ কাৰ্য কৰিবলৈ স্থানীয় কৰ্তৃপক্ষক সুযোগ দিলৈ।

শিক্ষা

চীফ কমিচনার ডেভিড স্কটে অসমত শিক্ষা প্রসারণ কাবণে যথেষ্ট ধর্ম করিছিল। দৰং জিলাৰ মঙ্গলদৈ, বিশ্বনাথ, পাতি দৰং, হাজো, বজালী, শিলা, নগাঁও আদি ঠাইত এয়াৰখন স্কুল স্থাপনৰ বাবে তেওঁ মুঠ ১০ বিদ্যা মাটি আৱণ্টন দিছিল। ১৮৩৫ চনত গুৱাহাটীত এখন ইংৰাজী মাধ্যমৰ স্কুল স্থাপিত হৈছিল, এই স্কুলৰ প্ৰথম প্ৰধান শিক্ষক আছিল মিঃ চিঙ্গাৰ। সকলোৰেৰ প্ৰধান নগৰত শিক্ষানুষ্ঠান স্থাপন কৰা হৈছিল। ১৯০১ চনত গুৱাহাটীত কটন কলেজ স্থাপিত হৈছিল। এই সময়তে ১৯০০ চনত ডিগ্ৰিগড় বৰী হোৱাইট মেডিকেল স্কুল পিছলৈ মেডিকেল কলেজ (পিছলৈ মেডিকেল কলেজ) আৰু ১৯১৪ চনত গুৱাহাটীত আৰ্ল'ল কলেজ স্থাপিত হৈছিল। মহিলাৰ উচ্চ শিক্ষাৰ কাৰণে বালিকা বিদ্যালয়সমূহৰ ওপৰি চিলঙ্গত ‘লেডীকিল কলেজ’ আৰু গুৱাহাটীত সন্দিকৈ ছোৱালী কলেজ স্থাপিত কৰা হৈছিল। কাৰিকৰী শিক্ষাৰ কাৰণে ইঞ্জিনিয়াৰিং কলেজ প্ৰতিষ্ঠা কৰা হৈছিল। যেই কি নহওঁক, অসমত বিশ্ববিদ্যালয়বিলাক স্বাধীনতাৰ পিছতহে স্থাপিত হৈছিল।

ସବୁ ମହାଆଁ ଗାନ୍ଧୀ ଆଶ୍ରମ ଜାତିଯ ଆନ୍ଦୋଳନ

ଅଟିନ ଅମାନ୍ୟ ଆନ୍ଦୋଳନ ଆରୁ ତାର ପିଛତ

আহন অমান্য আচেনা । . .  
চিপাই বিদ্রোহৰ পিছত ভাৰতত জাতীয় চেননাৰ লক্ষণীয়ভাৱে বিকশিত হৈছিল। ১৮৮৫ চনত ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা হৈছিল। ই লাহে লাহে ঘটিছিল। ১৮৮৫ চনত ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা হৈছিল। ই লাহে লাহে স্বৰাজ বা স্ব-শাসনৰ জাতীয়তাবাদী ভাৰধাৰা জনসাধাৰণৰ মনত গভীৰ কৰি তুলিবলৈ সৰ্বতোপকাৰ চেষ্টা কৰিছিল। ভাৰতৰ জাতীয় আন্দোলনৰ বুৰঞ্জীত মোহন দাম কৰম চাঁদ গান্ধীৰ আৰিৰ্ভাৰ এটা স্বৰণীয় ঘটনা। ১৯২০ চনত তেওঁ অসহযোগ আৰু খিলাফৎ আন্দোলন আৰম্ভ কৰিছিল। ১৯২১ চনত তেওঁ অসমলৈ আহিছিল আৰু বিদেশী বস্তু দাহ কৰি আন্দোলন আৰম্ভ কৰিছিল।

১৯৩০ চনত দাঙ্গীত লোণ আইন ভঙ্গ কৰি গান্ধাজায়ে আইন অবলম্বন আদোলনৰ নেতৃত্ব দিছিল। ১৯৩১ চনত দ্বিতীয় ঘূৰণীয়া মেজমেলত যোগদান কৰিবৰ বাবে গান্ধীজী লগুনলৈ গৈছিল। ভাৰতৰ স্বৰাজ দাবীটোৱে এই মেলত সঁহাবি নেপালে, ফলত বৈঠকখন অসফল হৈছিল।

সহাৰ পেশাতে, এই আইন অমান্য আন্দোলনে অসমত ব্যাপক সহাৰ লাভ কৰিলে। বিদেশী  
বস্তু বৰ্জন, বিলাতী মদৰ দোকানৰ আগত পিকেটিং হৰতাল আৰু পূৰ্ণ বন্ধ ইত্যাদি  
আন্দোলনৰ কাৰ্যসূচীয়ে অভূতপূৰ্ব সাফল্য লাভ কৰিলে। সমাজৰ সকলো শ্ৰেণীৰ  
মানুহ, মহিলা, ছাত্ৰ-ছাত্ৰীয়ে দলে-বলে চৰকাৰী নিষেধাজ্ঞা নেওঢ়ি আন্দোলনত  
জঁপিয়াই পৰিল। ১৯৩০ চনৰ মে' মাহৰ ১৯ তাৰিখে অসমৰ শিক্ষাধিকাৰ মিঃ  
জে. আৰ. কণিঙ্গহামে এখন নিৰ্দেশনামা জাৰি কৰি সকলো স্কুল আৰু কলেজলৈ

## যুগে যুগে অসম

পঠিয়ালে। এই নির্দেশনামাই ছাত্র আৰু অভিভাৱকসকলক সকলো ধৰণৰ  
ৰাজনৈতিক কাৰ্যকলাপৰ পৰা বিৰত থাকিব আৰু সকলো অনুশাসন মানি চলিব  
বুলি লিখিত প্ৰতিশ্ৰূতি দিবলৈ নিৰ্দেশ জাৰী কৰিছিল। কিন্তু নিৰ্দেশনামাই যেন  
জুলা জুহুত ঘিউহে ঢালিলে, আন্দোলন অধিক প্ৰতিবাদমুখৰ হৈ উঠিল। গুৱাহাটী,  
তেজপুৰ, শিৱসাগৰ, ডিব্ৰুগড় আৰু শিলচৰত জাতীয় স্কুল স্থাপিত হ'ল। চৰকাৰে  
আন্দোলনকাৰীৰ ওপৰত কঠোৰ দমন নীতি চলালে। তৎসহেও অফিচ-কাছাৰী,  
আইন-আদালত আৰু শিক্ষানুষ্ঠান বৰ্জন পুৰাদমে চলি থাকিল।

আইন অমান্য আন্দোলনৰ পৰৱৰ্তী সময়ত ১৯৩৫ চনত ভাৰত শাসন  
আইন গৃহীত হৈছিল। এই আইনে ভাৰতত প্ৰাদেশিক স্বায়ত্ব শাসন ব্যৱস্থা  
প্ৰৱৰ্তন কৰিছিল। ১৯৩৭ চনত অসমত নিৰ্বাচন অনুষ্ঠিত হোৱাত আৰু চান্দুল্লামন্ত্ৰী  
সভা গঠন হৈছিল। কিন্তু সোনকালেই চান্দুল্লা মন্ত্ৰীসভাৰ পতন ঘটিছিল আৰু  
গোপীনাথ বৰদলৈৰ নেতৃত্বত সংযুক্ত মন্ত্ৰীসভা গঠন হৈছিল। ইতিমধ্যে দ্বিতীয়  
বিশ্বযুদ্ধ আৰম্ভ হৈছিল আৰু বৰদলৈ মন্ত্ৰীসভাই পদত্যাগ কৰাত দ্বিতীয়বাৰৰ  
কাৰণে মন্ত্ৰীসভাই কাৰ্যভাৱ গ্ৰহণ কৰিছিল।

১৯৪২ চনত ‘ভাৰত ত্যাগ’ আন্দোলন আৰম্ভ হৈছিল। লগে লগে গান্ধীজী  
আৰু কংগ্ৰেছ উল্লেখনীয় নেতাসকলক চৰকাৰে আটক কৰিছিল। অসমতো  
অনুৰূপ ঘটনাই ঘটিল। দলে-বলে মানুহে আন্দোলনত ঝঁপিয়াই পৰিল। কুশল  
কোঁৰৰ, তিলক ডেকা, ঠগীৰাম সুত, লক্ষ্মী হাজৰিকা, মদন বৰ্মন, বাওতা কছাৰী,  
কাৰণে মন্ত্ৰীসভাই কাৰ্যভাৱ গ্ৰহণ কৰিছিল।

### মহিলা অংশগ্ৰহণকাৰী

শ শ মহিলাই স্বইচ্ছাৰে আইন অমান্য আন্দোলনলৈ সঁহাৰি জনাইছিল।  
আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰা মহিলা নেত্ৰী গুৱাহাটীৰ চন্দ্ৰপ্ৰভা  
শহীকীয়ানি, কৰিমগঞ্জৰ গিৰিবালা গুপ্তা, নগীৰ গোমেশ্বৰী দেৱী, মুখেশ্বৰী  
দেৱীকে আদি কৰি বহুতে বন্দী হ'ল আৰু কাৰাবন্দী হিচাপে জে'ল খাটিব  
লগাত পৰিল।

কলকলতা বৰুৱা, ভোগেশ্বৰী ফুকশনী, কুমলী দেৱী, খৃষ্ণলী দেৱী আদিয়ে অসমৰ  
স্বাধীনতা আন্দোলনত যোগদান কৰি দেশৰ কাৰণে জীৱন আল্পতি দিলে।


ৰাজ্যখনৰ চুকে-কোণে সকলোতে অসংখ্য স্বাধীনতা সংগ্ৰামীয়ে অসমৰ  
স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰি আন্দোলন তীৰ কৰি তুলিছিল। বিষ্ণুৰাম  
মেধি, ৰোহিণী কুমাৰ চৌধুৰী, ধনীৰাম তালুকদাৰ, মহম্মদ তৈয়েবুল্লা, মহেন্দ্ৰ  
মোহন চৌধুৰী, তৰণৰাম ফুকন, নবীন চন্দ্ৰ বৰদলৈ, ফকৰুদ্দিন আলি আহমেদ,  
বিমলা প্ৰসাদ চলিহা, সিদ্ধিনাথ শৰ্মা, পুষ্পলতা দাস, অমিয় কুমাৰ দাস আদি  
গণ্য-মান্য ব্যক্তিসকলে স্বাধীনতা সংগ্ৰামত নেতৃত্ব দিছিল।

ভাৰতৰ অন্য এজন সংগ্ৰামী নেতা সুভাস চন্দ্ৰ বসুৰে ভাৰত স্বাধীন কৰিবলৈ  
নিজাৰীয়াকৈ এক প্ৰচেষ্টা চলাইছিল যদিও সফলতা লাভ কৰিব নোৱাৰিলে।  
দ্বিতীয় বিশ্বযুদ্ধ সমাপ্ত হোৱাৰ পিছত স্বাধীনতা আন্দোলন নোৰাহিনীতো বিয়পি  
পৰিল। অৱশেষত উপায়হীন হৈ বিটিছে ১৯৪৭ চনত ভাৰতক স্বাধীনতা প্ৰদান  
কৰিলে। স্বাধীন অসমত গোপীনাথ বৰদলৈয়ে কংগ্ৰেছ মন্ত্ৰীসভা গঠন কৰি প্ৰথম  
মুখ্যমন্ত্ৰীৰাপে শপত গ্ৰহণ কৰিলে।

১৯৪৮ চনত নাথুৰাম বিনায়ক গড়ছে নামৰ এজন আঁততায়ীয়ে গান্ধীজীক

### ○ আলোচনা কৰা...

মগবন্ত তুমি কি কি সুবিধা লাভ কৰিবা বুলি  
আশা কৰা।



ছবি ৩.৬

ছহিদ কলকলতা'

নগা পাহাৰত বাণী গাইতালুৰে বিদেহ আৰম্ভ  
কৰিছিল। আৰু ১৯৩৩ চনত বিটিছে তেওঁক  
বন্দী কৰি চিলঙ্গৰ জে'লত বন্দী কৰি  
ৰাখিছিল। ভাৰতে স্বাধীনতা লাভ কৰা  
বছৰলৈকে অৰ্থাৎ ১৯৪৭ চনলৈকে  
গাইতালুৰে জে'লত দিন কটাইছিল।

ছবি ৩.৭

কুশল কোঁৰৰ





ছবি ৩.৮  
লক্ষ্মীনাথ বেজবৰুৱা

অসমৰ স্বাধীনতা আন্দোলনত প্ৰেছ আৰু  
সাহিত্যৰ বৰঙনি উল্লেখযোগ্য। বাতৰিকাকত,  
আলোচনী, সাহিত্য, গীত-মাত এই সকলোৱেৰে  
অসমত নৱজাগৰণ জগাই তুলিছিল।  
জাতীয়তাবাদ, গণতন্ত্ৰ আৰু স্বাধীনতাৰ প্ৰকৃত  
অৰ্থ উপলক্ষি কৰাত এইবিলাকে সহায় কৰিছিল।

৩) ভাৰতৰ স্বাধীনতা সংগ্ৰামত ছাত্ৰৰ  
অংশগ্ৰহণৰ বিষয়ে অধিক কিছু কথা জানিবলৈ  
চেষ্টা কৰা। ছহিদসকলৰ ভিতৰত ছাত্ৰ-ছাত্ৰী  
আছিলনে?

অসম ছাত্ৰ সমিলনৰ ১৯১৯ চনৰ  
তেজপুৰ অধিবেশনত সাধাৰণ সম্পাদক  
অমিয় কুমাৰ দাসে বিদেশী বস্তু বৰ্জনৰ এটা  
প্ৰস্তাৱ আগবঢ়াইছিল। এই সভাত আচাৰ্য পি.চি.  
ৰায়ে সভাপতিত্ব কৰিছিল। এইটো লক্ষ্য  
ৰায়ে সভাপতিত্ব কৰিছিল। এইটো লক্ষ্য  
কৰিবলগীয়া কথা যে সেই একেই প্ৰস্তাৱ  
এবছৰৰ পিছত ১৯২০ চনত ভাৰতৰ জাতীয়  
কংগ্ৰেছে কাৰ্য্যকৰী কৰিছিল।

গুলীয়াই হত্যা কৰিলে। এনেকৈয়ে গান্ধীজীৰ জীৱনৰ যৰনিকা পৰিল, কিন্তু  
তেওঁ আহান জনোৱা ‘প্ৰকৃত গণতন্ত্ৰ’ৰ ধৰনি এতিয়াও দেশখনৰ জনসাধাৰণৰ  
কাণত বাজি আছে।

### কেইখনমান সভাৰ ভূমিকা

ৰাজনৈতিক সচেতনতাই অসমত কিছুমান সংগঠন গঢ়ি তোলাত বিশেষ  
ভূমিকা গ্ৰহণ কৰিছিল। জগন্নাথ বৰুৱাক সম্পাদক হিচাপে লৈ ১৮৮৪ চনত  
যোৰহাটত ‘যোৰহাট সাৰ্বজনিক সভা’ নামেৰে এটা অৰাজনৈতিক অনুষ্ঠানৰ জন্ম  
হৈছিল যদিও এই সভাই অসমৰ মানুহৰ আশা-আকাঙ্ক্ষাৰ বিষয়ে চৰকাৰৰ  
হৈছিল যদিও এই সভাই অসমৰ মানুহৰ আশা-আকাঙ্ক্ষাৰ বিষয়ে চৰকাৰৰ  
হৈছিল। ১৯০৩ চনত ‘অসম এছচিয়েশ্যন’ৰ জন্ম হৈছিল।  
ওচৰত অনুৰোধ জনাইছিল। ১৯১৩ চনত ‘অসম এছচিয়েশ্যন’ৰ জন্ম হৈছিল।  
ইয়াৰ প্ৰথমখন সভাত সভাপতিত্ব কৰে গৌৰীপুৰৰ বজা প্ৰভাত চন্দ্ৰ বৰুৱাই  
আৰু মাণিক চন্দ্ৰ বৰুৱা আছিল ইয়াৰ সম্পাদক। আসাম এছচিয়েশ্যন প্ৰথমে  
আৰু মাণিক চন্দ্ৰ বৰুৱা আছিল ইয়াৰ সম্পাদক। আসাম এছচিয়েশ্যন প্ৰথমে  
বিচিত্ৰ অনুগত অনুষ্ঠান ৰাপেই গঢ়ি উঠিছিল কিন্তু পিছলৈ এছচিয়েশ্যনৰ  
কাৰ্য্যকলাপত বিচিত্ৰ বিৰোধী ভাৱ পৰিলক্ষিত হৈছিল আৰু শেষত ই অসম  
প্ৰাদেশিক কংগ্ৰেছৰ লগত মিলিত হৈছিল।

‘অসম ছাত্ৰ সমিলন’ নামে আন এটা স্মৰণীয় সংগঠন ১৯১৬ চনত  
লক্ষ্মীনাথ বেজবৰুৱাৰ পৌৰহিত্যত জন্ম হৈছিল। জন্মলগ্নত অসম ছাত্ৰ সমিলন  
এটা অৰাজনৈতিক অনুষ্ঠান আছিল, কিন্তু ৰাজাখনত চলি থকা জাতীয়তাবাদী  
আন্দোলনৰ বাতাৰণৰ পৰা সৰহদিন ই আঁতৰি থাকিব লোৱাৰিলে। অচিৰেই  
সমিলনে অসহযোগ আন্দোলনলৈ পূৰ্ণ সহযোগ আগবঢ়াই সক্ৰিয় ভূমিকা গ্ৰহণ  
কৰিলে আৰু মাত্ৰভূমিৰ স্বাধীনতাৰ বাবে সবল আন্দোলনৰ নেতৃত্ব দিলে।

### ঙ) বিভাজনৰ উপলক্ষি

বিচিত্ৰ চৰকাৰে বঙ্গৰ নবাব চেলিমুল্লা খান আৰু আন আন মুছলিম  
নেতাসকলক ১৯০৬ চনত ঢাকাত মুলছলিম লীগ গঠন কৰাত উদগনি যোগাইছিল,  
ইয়াৰ দ্বাৰা তেওঁলোকে ‘ভাগ কৰা আৰু শাসন কৰা’ বৈষম্যমূলক নীতিটো  
ভাৰতত কাৰ্য্যকৰী কৰিব  
বিচাৰিছিল। লীগে  
মুছলিম সকলৰ দাবীসমূহক বক্ষণাবেক্ষণ  
দিব বুলি শপত খাইছিল  
আৰু ভাৰতীয় জাতীয়  
কংগ্ৰেছৰ আগশাৰীৰ  
নেতৃবৃন্দক বিপদলৈ  
ঠেলি দি বিচিত্ৰ চৰকাৰক  
সহযোগীতা কৰিছিল।  
লাহেলাহেমুছলিম লীগে  
ভাৰতক দিখণ্ডিত কৰাৰ  
কাৰণে দাবী উথাপন  
কৰিছিল। অসমত  
ৱ্ৰকাপুত্ৰ উপত্যকা আৰু

ছবি ৩.৯  
জ্যোতিপ্রসাদ আগবৰুৱা



## যুগে যুগে অসম

বৰাক উপত্যকা দুয়োটাতে মুছলিম লীগৰ পাকিস্থান দাবী আন্দোলন তীব্ৰ হৈ পৰিছিল। সি যি কি নহওঁক, জাতীয়তাবাদী মুছলিম নেতাসকলে কিন্তু মুছলিম লীগক সমৰ্থন জনোৱা নাছিল।

১৯৪৬ চনত ভাৰতলৈ অহা কেবিনেট মিছনে ভাৰতৰ প্ৰদেশসমূহৰ কাৰণে গ্ৰাম্পিঙৰ প্ৰস্তাৱ দিছিল। সেইমতে ভাৰতত তিনিটা গ্ৰাম বা শাখা হ'ব, য'ত বঙ্গ আৰু অসমক লৈ গ শাখা গঠিত হ'ব কিন্তু কংগ্ৰেছ আৰু মুছলিম লীগে এই গ্ৰাম্পিঙৰ ব্যৱস্থা মানি নল'লে। ইতিমধ্যে লীগে চিলেট জিলাখন প্ৰস্তাৱিত পূৰ্ব পাকিস্থানৰ (বৰ্তমান বাংলাদেশ) লগত অন্তৰ্ভুক্ত কৰিবলৈ দাবী তুলিছিল। ভাৰতৰ গৱৰ্ণৰ জেনেৰেল লর্ড মাউন্টভেটেনে গণভোটৰ ভিত্তিত চিলেটৰ প্ৰশ়ঠটো মীমাংসা কৰা প্ৰস্তাৱত সন্মতি দিলে। ইফালে চিলেটত গণভোট প্ৰস্তাৱৰ প্ৰতিবাদত হিন্দু আৰু মুছলমান লোকৰ মাজত তীব্ৰ মতানৈক্যৰ সৃষ্টি হ'ল, সাম্প্ৰদায়িক অশাস্ত্ৰৰ আশংকাই দেখা দিলে। আনকি জামায়ত-উল-উলেমাই চিলেটৰ মুছলমানসকলক পূৰ্ব-পাকিস্থানৰ লগত চামিল নহ'বলৈ পৰামৰ্শ দিছিল। অৱশ্যেত গণভোট হোৱাত পাথাৰকান্দি, বাতাবাৰী আৰু বদৰপুৰ নামৰ চিলেটৰ তিনিখন থানাৰ বাহিৰে বাকী অঞ্চলসমূহ পূৰ্ব পাকিস্থানৰ সৈতে চামিল হৈছিল। ইতিমধ্যে চিলেটৰ কিছুমান ঠাইত তীব্ৰ উত্তেজনা বাঢ়ি সাম্প্ৰদায়িক সংঘৰ্ষ আৰুত হৈ গৈছিল। সীমান্তৰত্তী বহুতো মুছলমান লোকে পূৰ্ব-পাকিস্থানলৈ আঁতৰি গৈছিল, ঠিক তেনেকে নিৰাপদ আশ্রয় বিচাৰি পূৰ্ব-পাকিস্থানৰ পৰা বহু সংখ্যক হিন্দুলোক অসমত প্ৰৱেশ কৰিছিলহি। এনেদৰে প্ৰাক-স্বাধীনতা কালত বিটিছে পোষণ কৰা বিভেদ নীতিয়ে অসমলৈ ঘৃণনীয় সাম্প্ৰদায়িকতাবাদ কঢ়িয়াই আনিছিল। এই সাম্প্ৰদায়িকতাবাদ অৱশ্যে অসমত বেছিদিন নিটিকিল আৰু সোনকালেই ইয়াৰ অবলুপ্তি ঘটিল।

### চ) নতুন যুগৰ সূচনা

১৯৪৭ চনত স্বাধীনতা লাভ কৰাৰ পিছত চাৰ আকবৰ হাইদৰী অসমৰ বাজ্যপাল হৈছিল। লগে লগে অসম বিধায়িনী পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ'ল। অসম কংগ্ৰেছ পাটীয়ে নিৰ্বাচনত একক সংখ্যগৰিষ্ঠতা লাভ কৰি গোপীনাথ বৰদলৈক মুখ্যমন্ত্ৰী হিচাপে লৈ নতুন মন্ত্ৰিসভা গঠন কৰিলে। তেওঁৰ শাসনকালতে

১৯৪৮ চনত গুৱাহাটীত ‘গুৱাহাটী বিশ্ববিদ্যালয়’ স্থাপিত হ'ল। আন এটা উল্লেখযোগ্য পদক্ষেপ হ'ল গুৱাহাটীত উচ্চ ন্যায়ালয় স্থাপন। এই সময়ছোৱাত যোৰহাট কৃষি বিশ্ববিদ্যালয়, গুৱাহাটীত ইঞ্জিনিয়াৰিং কলেজ আৰু গুৱাহাটী অনাত্মাৰ কেন্দ্ৰ স্থাপিত হৈছিল। ১৯৫০ চনত গোপীনাথ বৰদলৈৰ দেহারসান ঘটিল। তেওঁৰ পিছত বিষ্ণুৰাম মেধি অসমৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হ'ল।



এনেদৰে স্বাধীনোত্তৰ কালত অসমত এক নতুন যুগৰ সূচনা আৰু প্ৰগতিৰ দুৱাৰ মুকলি হ'ল।

ছবি ৩.১১  
অসমকেশ্বৰী অধিকাগিৰি বায়চৌধুৰী



ছবি ৩.১০  
লোকপ্ৰিয় গোপীনাথ বৰদলৈ

চিলেট অনুষ্ঠিত কৰা গণভোট ব্যৱস্থাৰ  
অন্ততঃ দুটা কাৰণ আলোচনা কৰা।



### সময়বেখা

প্রাক ঐতিহাসিক যুগ

প্রাচীন কামৰূপৰ ঐতিহ্য আৰু পৰম্পৰাগত ৰজাসকল

AD First-Fourth Century

AD প্রথম-চতুর্থ শতকা

দেৱেশ্বৰ, ধৰ্মপাল, নাগশক্র, শঙ্কল বা শঙ্কলাদিৰ।

C 350-650, 643

বৰ্মন বংশ, হিউৱেন চাঙ্গৰ কামৰূপ ভ্ৰমণ

C 650-990

শালসূত্র বংশ

C 990-1138

কামৰূপত পাল বংশ

1138-1270

কামৰূপৰ পৰৱৰ্তী ৰজাসকল— বৈদ্যাদেৱ, পৃথু, সন্ধ্যা

1250-1385

কমতা ৰাজ্য

1189-1523

চুটীয়া ৰাজ্য

বাৰছু়েগাসকলৰ উথান

1206-1498

মুছলমানৰ কামৰূপ আক্ৰমণ

1228-1824

চুকাফাৰ আগমণ, আহোম ৰাজত্বৰ আৰম্ভণি আৰু অৱনতি বা পতন

1835

জয়ন্তীয়া ৰাজ্য

C 13th Century- 1832

কছাৰী ৰাজত্ব

C 1515-1637

কোচ ৰাজত্ব

C 1449-1568

শক্ষৰদেৱ

1824-1826

ইঙ্গ-বৰ্মী যুদ্ধ, ইয়াওৰু সন্ধি

1828-33

ব্ৰিটিছ বিৰোধী আন্দোলন, গোমধৰ কঁৰৱৰ বিদ্ৰোহ, তিৰৎ সিঙ্গৰ বিদ্ৰোহ।

1857

চিপাহী বিদ্ৰোহৰ প্ৰস্তুতি

1861-1894

কৃষক আন্দোলন

1860-1891

জনজাতীয় লোকৰ আন্দোলন

1905

স্বদেশী আন্দোলন

1921

অসম প্ৰাদেশীক কংগ্ৰেছ গঠন

1920, 1930, 1942

অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন, ভাৰত ত্যাগ আন্দোলন।

1947

ভাৰত বিভাজন, স্বাধীনতা লাভ

1950

গোপীনাথ বৰদলৈৰ মৃত্যু, বিশুৰাম মেধি নতুন মুখ্যমন্ত্ৰী।



ছবি ৩.১৩  
লাচিত বৰফুকল



ছবি ৩.১৪  
কাজিৰঙা বাট্টীয়া  
উদ্যান

### ১০০-১৫০টা শব্দৰ ভিতৰত উত্তৰ লিখা

১. অসমৰ আদিপ্রস্তৰ যুগৰ সঁজুলিবিলাকৰ এখন তালিকা প্ৰস্তুত কৰা, তেওঁলোকে ইটাৰ ব্যৱহাৰ জানিছিলনে?
২. মধ্যযুগৰ অসমৰ ৰাজধানী গড়গাঁৱৰ এটা চমু বিৱৰণ লিখা।
৩. মণিবাৰ দেৱানে ব্ৰিটিছবিদ্বেষী মনোভাৰ কেনেদৰে প্ৰকাশ কৰিছিল, তাৰ ফলাফলৰ সৈতে লিখা
৪. আজান পীৰৰ বিষয়ে এটা টোকা লিখা
৫. ছাত্ৰ-ছাত্ৰীসকলক অসমত আইন অমান্য আন্দোলনৰ পৰা বিৰত বাখিবলৈ ব্ৰিটিছ চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু তাৰ ফলাফল কি হৈছিল?



ছবি ৩.১৫  
বড়ো গাতক

### ২৫০-৩০০টা শব্দৰ ভিতৰত উত্তৰ লিখা

৬. প্ৰাচীন অসমৰ কৃষকসকলৰ অৱস্থাৰ বিষয়ে এক সম্যক ছবি দাঙি ধৰা।
৭. ৰালফ ফিটচ অথবা চিহাবুদ্দিন তালিচৰ টোকাত অতিৰঞ্জিত কথা তুমি দেখিবলৈ পাইছানে?
৮. বুৰঞ্জী পুথিসমূহক অসম ইতিহাসৰ প্ৰকৃত আৰু নিৰ্ভৰশীল সমল বুলি তুমি মানি লোৱানে?
৯. অসমত উপনিৰেশ স্থাপনৰ বাবে ব্ৰিটিছে কি কি পদক্ষেপ গ্ৰহণ কৰিছিল? এইবিলাকে গ্ৰাম জীৱনত কি প্ৰভাৱ পেলাইছিল?



ছবি ৩.১৬  
বিহু নৃত্য

### মানচিত্ৰৰ কাণ্ড

১০. অসমৰ এখন মানচিত্ৰ আঁকি তাত বুৰঞ্জীমূলক স্থানসমূহ বহুওৱা। ইয়াৰে যিকোনো দুখন ঠাইৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰা।
১১. অসমৰ এখন মানচিত্ৰ অঙ্কন কৰা আৰু তাত পুৰাতত্ত্ব নমুনা আৱিষ্কাৰ হোৱা ঠাইসমূহত ক্ৰচ (X) চিন দিয়া। নমুনাসমূহৰ মাজৰ কোনবিধে তোমাক আটাইতকৈ বেছিকে আকৰ্ষণ কৰিছে?
১২. অসমৰ এখন মেপ আঁকি তাত তলত দিয়া স্থানসমূহ বহুওৱা আৰু যিকোনো দুখন ঠাইৰ (প্ৰতিখন ৫০টা শব্দৰ ভিতৰত) ইতিহাসিক গুৰুত্বৰ বিষয়ে লিখা—  
 a) হাৰপেশৰ   b) হাজো   c) শদিযা   d) শিলচৰ  
 e) ভালুকপুঙ্গ   f) গুৱাহাটী   g) গোৱালপুৰা   h) বৰপেটা  
 i) শিৰসাগৰ   j) যোৰহাট



ছবি ৩.১৭  
কাৰবি নৃত্য



ছবি ৩.১৮  
এগৰাকী বোৱনী

**প্ৰকল্প (Project) (অলঙ্গ দিয়া মিছেনে এটা)**

১৩. চাৰি বা ছয়জনীয়া এটা ফ্ৰেম বা দল গঠন কৰা আৰু তলত দিয়া বিষয়ৰ ওপৰত তোমাৰ মতামত ১০০-১৫০টা শব্দৰ ভিতৰত লিখি উলিওৱা—

প্ৰাচীন অসমৰ বজাসকল বৰ শক্তিশালী বুলি কোৱা হৈছিল। তেওঁলোকে কেনেধৰণৰ ক্ষমতা প্ৰয়োগ কৰিছিল? আকৌ তেওঁলোকে কিদৰে ক্ষমতাৰ অপপ্ৰয়োগ কৰিছিল সেইটোও বিচাৰি উলিওৱা। গণতন্ত্ৰতকৈ একনায়কত্ববাদী শাসন বেছি ভাল বুলি তুমি ভাবানে?

১৪. মধ্য যুগ আৰু ব্ৰিটিছ যুগৰ অসমৰ বাজহৰা ঘৰবিলাকৰ তুলনা কৰা আৰু পাৰ্থক্যসমূহ লিখা। দুয়োবিধি ঘৰৰ আঁসোৱাহসমূহৰ তালিকা এখন প্ৰস্তুত কৰা। লগতে তুমি থকা গাঁও/নগৰ/মহানগৰ বাজহৰা ঘৰবিলাকৰ উন্নয়নৰ কাৰণে তোমাৰ পৰামৰ্শ আগবঢ়োৱা।

১৫. তুমি থকা ঠাইৰ যিকোনো এটা পুৰণি ঐতিহাসিক কীৰ্তিচিহ্ন পৰিদৰ্শন কৰা আৰু তলত দিয়া বিষয়সমূহ অনুসন্ধান কৰা—

a) অৱস্থান

b) নিৰ্মাণৰ সময় (প্ৰকৃত বা আনুমাণিক)

c) নিৰ্মাণ কাৰ্যত ব্যৱহৃত সামগ্ৰীসমূহ কোনে সজাইছিল

d) কীৰ্তিচিহ্নৰ স্থাপত্য, ভাস্কৰ্য, চিত্ৰ, শিলালিপি ইত্যাদি

e) যোগাযোগ, যাতায়ত আৰু পৰ্যটকৰ থকা ব্যৱস্থা

f) খোৱাপালী, গা ধোৱা ঘৰ, কেণ্টিন, প্ৰাথমিক চিকিৎসালায় সেৱা ব্যৱস্থা

g) কীৰ্তিচিহ্ন স্থান কোনে চোৱাচিতা কৰে?

h) কীৰ্তিচিহ্ন স্থানৰ ওচৰত বা চাৰিওকাষত আন উল্লেখযোগ্য বুৰঞ্জীমূলক স্থান আছেনে?


i) তোমাৰ এই ভৱণটো ভাল লাগিল নে বেয়া লাগিল? কীৰ্তিচিহ্নটোৰ উন্নয়নৰ কাৰণে তুমি কিবা দিহা-পৰামৰ্শ আগবঢ়াবা নেকি?





ছবি ৩.১৯  
বাভা নৃত্য




ছবি ৩.২০  
ডিমাচা নৃত্য









ব'র্তমান কালৰ অসম  
Assam at present time

Assam at present time

